

Greenlam/2021-22
July 21, 2021



The Manager,
BSE Limited
Department of Corporate Services
Floor 25, P.J. Towers, Dalal Street
Mumbai - 400 001
Fax No. 022-2272-3121/1278/1557/3354
Email: corp.relations@bseindia.com

The Manager,
National Stock Exchange of India Ltd.
Exchange Plaza, Bandra Kurla Complex,
Bandra (E)
Mumbai - 400 051
Fax No. 022-2659-8237/8238/8347/8348
Email: cmlist@nse.co.in

BSE Scrip Code: **538979**

NSE Symbol: **GREENLAM**

Sub: Public Notice for conducting the 8th Annual General Meeting through VC (Video Conferencing)/OAVM (Other Audio Visual Means)

Dear Sir/ Madam,

In terms of Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with corresponding circulars and notifications issued thereunder, we are enclosing herewith the Newspaper clippings of the Public Notice published in Business Standard (English Language) all editions and Dainik Janambhumi (Assamese Language), on July 19, 2021 for conducting the 8th Annual General Meeting (AGM) of the Company through Video Conferencing/Other Audio Visual Means, in compliance of applicable MCA Circulars. We would like to inform you that in respect of 8th Annual General Meeting to be held on Thursday, August 12, 2021, the voting rights shall be reckoned on the paid up value of equity shares registered in the name of the Members at the close of the working hours of Thursday, August 05, 2021.

Please note that the AGM of the Company for the financial year 2020-21 is scheduled to be held on Thursday, August 12, 2021, 11:30 a.m. through VC (Video Conferencing)/ OAVM (Other Audio Visual Means).

This is for your information and records.

Thanking You,
Yours faithfully,

For **GREENLAM INDUSTRIES LIMITED**

A handwritten signature in blue ink, appearing to read 'Prakash', is written over a circular blue stamp.



PRAKASH KUMAR BISWAL
COMPANY SECRETARY &
VICE PRESIDENT - LEGAL

Encls. As above

Comply with order once moratorium ends



CONSUMER PROTECTION

JEHANGIR B GAI

Preet Kamal Singh purchased a Videocon DDB LED television on October 23, 2014, from Pinky Electronics, an authorised dealer. He had paid ₹33,014. The manufacturer had given a five-year warranty for the product.

The television soon developed defects and stopped functioning. Singh took up the issue with the manufacturer whose service engineers made repeated attempts to correct the fault, but did not succeed. The set-top box was also found to be defective and failed within a month of purchase, yet it was not replaced.

As the manufacturer failed to resolve the issues, Singh filed a complaint before the District Forum. Videocon contested the case, arguing it was a distinct and separate entity from Videocon D2H, and could not be held liable. It also argued that there was no deficiency on its part as it had carried out repairs free of charge as provided under the warranty.

While the litigation was pending, Videocon offered to replace the television with a recent model. But Singh refused to accept it as he had already purchased another one. The company then offered to refund its price, but later backed out.

The Forum concluded that the television suffered from manufacturing defects as it had failed time and again even after repeated attempts to rectify the fault. So, it ordered Videocon Industries to refund the purchase price of ₹33,014 and additionally awarded

₹10,000 as compensation for harassment and ₹7,000 as litigation costs. It gave Videocon Industries 30 days to comply with the order.

Videocon challenged this order in an appeal before the Chandigarh State Commission. It pointed out that the State Bank of India had initiated proceedings against it before the Company Law Tribunal under the Insolvency and Bankruptcy Code, 2016, and a moratorium order had been passed. It also pointed out that subsequently an Insolvency Resolution Professional had been appointed. It argued the law prohibited the filing of a suit or proceeding before any court or authority, so Singh's consumer complaint was not maintainable. The State Commission did not consider this objection valid and dismissed the appeal. So, Videocon filed a revision petition before the National Commission.

The Commission observed that its ruling that execution proceedings under the Consumer Protection Act would not be affected by any moratorium declared under the Insolvency and Bankruptcy Code, was no longer good law, as its judgement was based on a decision of the Bombay High Court, which had been overturned by the Supreme Court.

The National Commission pointed out that Videocon had not raised any defence regarding the maintainability of the complaint in the proceedings before the District Forum but had offered to set-aside the matter. It also noted that the order of moratorium passed by the Mumbai Bench of the National Company Law Tribunal (NCLT) was effective from December 3, 2018, to May 2, 2020, and the proceedings had come to an end. So, the National Commission concluded that there was no merit in Videocon's revision petition.

Accordingly, by its order of July 6, 2021 delivered by the Bench of C. Viswanath and Justice Ram Surat Ram Maurya, the National Commission dismissed the revision and upheld the order in Singh's favour.

The writer is a consumer activist

Tax return must be filed even without Form 16

In the absence of this key document, rely on your salary slip, Form 26AS, and bank statements to compile the required information

BINDISHA SARANG

The last date for filing of income-tax return (ITR) for the financial year 2020-21 has been extended to September 30, 2021. According to the Income-Tax (I-T) Act, employers should issue Form 16 to their employees before June 15 of the assessment year (the 12-month period that follows the financial year for which your income is to be assessed for taxation). For FY21, the Central Bureau of Direct Taxes (CBDT) has extended the due date for employers to issue Form 16 to July 31, 2021.

Form 16 is a certificate issued by the employer to employees under Section 203 of the I-T Act, when the employer deducts tax at source (TDS) from the latter's salary. This certificate provides details about the salary the employee has earned during the financial year and the amount of TDS that has been deducted from his pay and deposited with the I-T Department.

It is mandatory for an employer to issue Form 16 if it has deducted TDS from the employee's salary. Rahul Agarwal, chartered accountant and business partner, AGSM Advisory, says, "If an employee has changed jobs, or worked for two or more employers during the year and tax has been deducted by more than one employer, then the employee will be issued separate Form 16s by each of those employers."

Form 16 has two components: Part A and Part B.

Part A and B of Form 16
Part A of Form 16 provides



ONUS IS ON YOU TO PAY TAX

- When you receive Form 16 from your employer, ensure that all the information declared therein is correct
- If any information is incorrect, get in touch with the employer or the person responsible for deducting tax at source and get the error rectified
- Check whether the

employer has deposited TDS with the government by logging into your account on the I-T portal and downloading Form 26AS

■ Even if your employer has not deposited TDS into the central government's account on your behalf, the onus is on you to pay tax

Source: AGSM Advisory

details of the tax deducted every quarter and deposited in the government's treasury. Archit Gupta, chief executive officer, (CEO) Clear says, "It will also have details of the permanent account number (PAN) and tax deduction account number (TAN) of the employer, its name and address, and so on." All this information is certified by the

employer. The employer can generate and download Part A of Form 16 from the TRACES portal.

Part B of Form 16 contains other details. Agarwal says, "Part B of Form 16 has the detailed break-up of tax computation: gross salary paid, any other income declared by the employee, exemptions and deductions claimed, tax pay-

able, and so on."

Another form called Form 16A also exists, which is also a TDS certificate. While Form 16 is for salary income, Form 16A applies to TDS on income other than salary. Form 16A is issued for tax deducted by a bank on the interest you've earned on fixed deposits, TDS on insurance commission, TDS on rent receipts, and so on. All the details in Form 16A are also available in Form 26AS.

If you have not received Form 16

You should have ideally received Form 16 from your employer by now. If you haven't, then you should get it by July 31, the new deadline.

If an employer deducts TDS but does not issue a certificate, it is liable to a penalty. Surana says, "If the employer does not issue Form 16 within the prescribed time limit, he will be liable to pay a penalty of ₹100 per day under Section 272A(2)(g) of the I-T Act, till the certificate is issued."

An employee must file his tax return even if Form 16 has not been issued to him for any reason, say, because the company has shut down. According to Section 139(1), if an individual's total income in a particular year exceeds the basic exemption limit of ₹2.5 lakh, he must file ITR, regardless of whether Form 16 is issued to him. Hingar says, "Even if Form 16 is not issued, it does not mean you do not have to pay any taxes or file your tax return."

You will have to rely on other documents to compile the necessary information and file your returns. Suresh

Surana, founder, RSM India says, "If a salaried employee does not possess Form 16, he can still file his I-T return with the help of his salary slips and Form 26AS."

The salary slip will help him ascertain his income from salary, and details of professional tax, income tax and other deductions like contributions to Provident Fund. It also contains details of allowances that are part of the salary, which will in turn allow the taxpayer to ascertain whether they are exempt or taxable.

The employee should also take the help of Form 26AS. Surana says, "Form 26AS is a statement of TDS/TCS that can help an assessee determine the amount of TDS/TCS as well as the amount of advance tax and self-assessment tax for that financial year." An assessee should also factor in incomes from other sources (such as rental income, interest income, dividends, etc.) and capital gains that have accrued during the relevant tax year while computing his total income.

The employee should also make use of the information contained in his bank statements.

What if there is no TDS?

The employer does not have to issue Form 16 if it has not deducted TDS. Manish P Hingar, founder, Fintoo, a tax and investment advisory firm, says, "The employee can, however, request the employer to issue Form 16 Part B, which will help him file returns."

A few other things must be factored in while filing tax returns. If an assessee has received House Rent Allowance (HRA), he should calculate the amount of exemption under Section 10(13A), provided he is eligible. He should also consider the standard deduction (up to ₹50,000) on gross salary, and deductions under Chapter VIA, such as 80C. Surana says, "If the taxpayer, however, opts for the new tax regime which provides for a lower tax rate, then he shall not be able to claim any tax deduction or exemption."

HeidelbergCement India Limited
CIN: L26942HR1958FLC042301
Regd. Office: 2nd Floor, Plot No. 68, Sector 44, Gurugram, Haryana -122002
Ph: +91 0124-6503700, Fax: +91 0124-4147698
Email Id: investors.mci@mycom.in; Website: www.mycom.co
NOTICE REGARDING LOST CERTIFICATE
I, the Proposed Holder given that below mentioned Share Certificates of HeidelbergCement India Limited have been reported lost. Any persons having objections to the issue of duplicate share certificates in respect of the said shares should communicate to the Company or Registrars with necessary proof within 15 days from the date of this Notice, failing which the Company will proceed to consider the application for issue of duplicate share certificates in our favour and thereafter any objection in this matter will not be entertained.

| Folio No. | Cert Nos. | Dist. Nos. From | Dist. Nos. To | Shares | Name of the Share Holder |
|-----------|-------------------|--------------------------|--------------------------|-------------|--------------------------------|
| K005739 | 462, 58732, 97800 | 750902, 3432059, 6592609 | 751001, 3432098, 6592678 | 100, 40, 70 | ASHA YOGESH KANAKIA (Deceased) |

Place : Gurugram
Date : 19.07.2021
Name of the Proposed Holder: PURVI MEHUL MEHTA

INSILCO LIMITED
(Under Voluntary Liquidation w.e.f. 25.06.2021)
CIN: L34102UP1988PLC01041
Regd. Office : A - 5, UPSIDC Industrial Estate, Bharti Nagar, Gajrala, Distt. Amroha, U.P.-244223
Phone: +91 9837823893, 9837923893 Fax: +91 (5924) 252348
Email: insilco@evonik.com; Website: www.insilcoindia.com

NOTICE
Notice is hereby given under section 160 of the Companies Act, 2013 read with Rule 13 of the Companies (Appointment and Qualification of Directors) Rules, 2014, that the company has received a notice from Mr. Madan Gopal Sinha (Folio Number - 00075965), member of the company, proposing candidature of Mr. Paremal Narayanan Vinod (DIN : 08803466) for the office of Director of Insilco Limited (Under Voluntary Liquidation) for consideration of the members of the company at the ensuing 33rd Annual General Meeting (AGM) of the company to be held on Monday, 2nd August, 2021 at 2.30 p.m. through Video Conferencing/ Other Audio Visual Means. The notice is also placed at the website of the company at www.insilcoindia.com. Members are requested to take note of this notice and cast their vote either at AGM or by remote e-voting.

The Register of Members and Transfer Books of the company will be closed from Tuesday, 27th July, 2021 to Monday the 2nd August, 2021 (both days inclusive) for the purpose of 33rd AGM. The cut-off date for determining the eligibility of members to vote by remote e-voting or at the AGM is 26th July, 2021.

For Insilco Limited
(Under Voluntary Liquidation w.e.f. 25.06.2021)
Sd/-
Swati Surhata
Company Secretary and Compliance Officer

Date : 17.07.2021
Place : New Delhi

THE KRISHNAGIRI DISTRICT COOPERATIVE SPINNING MILLS LTD., S.A.108
Uthangarai - 635 207, Krishnagiri District. Phone: Mills : 04341-220061, E-mail : kdsmtg@gmail.com
Ref. No.: IVCC/2021-22 Date : 17.07.2021

NOTICE INVITING TENDER
Sealed Tenders in the Prescribed format are invited by Krishnagiri District Co-operative Spinning Mills from interested eligible persons for the period of one year from the date of contract for the following separate services:

- Transporting roughly 20 lakh kgs of yarn in Cone and Hank form in lorry from mills to different locations in Tamil Nadu.
- Transporting around 12,000 Fully Pressed Bales of Cotton to mills from different locations.
- Converting roughly 9 Lakh kgs of Cone Yarn into Hank Yarn and double Yarn. Tender schedule with terms and conditions for the above separate services can be obtained from the above address by remitting cost of the tender form of Rs. 1,050/- (Inclusive of Tax) or by post by sending Demand Draft in favour of the mills for Rs. 1,100/- (Inclusive of Tax) Payable at Krishnagiri.

| | |
|---|--|
| 1. Earnest Money Deposit | Cotton Transport Rs. 50,000/- Yarn Conversion Rs. 50,000/- Yarn Transport Rs. 50,000/- |
| 2. Issue of Tender Schedule | From 22.07.2021 to 30.07.2021 till 12.00 PM |
| 3. Last date for Submission of Tender | 30.07.2021 till 1.00 PM |
| 4. Opening of Tender Schedule Date & Time | 30.07.2021 Cotton Transport 2.30 pm Yarn Conversion 3.00 pm Yarn Transport 3.30 p.m |
| 5. Eligibility Other conditions and details | As Per Tender Schedule |

DIPR214/TENDER/2021
Administrative Officer / Tender Inviting Authority

WONDERLA HOLIDAYS LIMITED
CIN: L55101KA2002PLC031224
Regd. Office: 28th KM, Mysore Road, Bengaluru-562109, Karnataka. Website: www.wonderla.com, Email Id: investors@wonderla.com

NOTICE
Transfer of Equity shares of the Company to Investor Education and Protection Fund (IEPF)
This Notice is published pursuant to the provisions of the Investor Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016 notified by the Ministry of Corporate Affairs and as amended from time to time ("the Rules"). The Companies Act, 2013 and the Rules, inter-alia, contain provisions for transfer of all shares in respect of which dividend has not been paid or claimed for seven consecutive years or more in the name of Investor Education and Protection Fund (IEPF).

Adhering to various requirements set out in the Rules, individual communication is being sent to the concerned shareholders whose Equity shares are liable to be transferred to IEPF under the Rules for taking appropriate action. The Company has uploaded full details of such shareholders, including names, Folio Number or DP ID & Client ID and shares due for transfer to IEPF on its website. Shareholders concerned are requested to refer the Unpaid Dividend Tab in Investor Relations section of www.wonderla.com.

Kindly note that all the future benefits, dividend arising on such shares would also be credited to IEPF. Shareholders may also note that both unclaimed dividend and the shares transferred to IEPF including all benefits accruing on such shares, if any, can be claimed back by them from IEPF Authority after following the procedure prescribed by the Rules.

The concerned shareholders, holding shares in Physical form and whose shares are liable to be transferred to IEPF, may note that the Company would be issuing duplicate share certificate(s) in lieu of the original share certificate(s) held by them. After issue of duplicate share certificate(s), the Company by way of Corporate Action will convert duplicate share certificate(s), into Demat form and transfer the shares to IEPF as per the Rules and upon such issue, the original share certificate(s) which stand registered in their name will stand automatically cancelled and be deemed non-negotiable. The shareholders may further note that the details uploaded by the Company on its website should be regarded and shall be deemed adequate notice in respect of issue of the duplicate share certificate(s) by the Company for the purpose of transfer of shares to IEPF pursuant to the Rules.

In case of shares held in dematerialised form, the Company shall inform the depository by way of Corporate Action, where the shareholders have their accounts for transfer in favour of IEPF Authority. Please note that the due date for claiming dividend for FY 2013-14 is September 18, 2021. Concerned shareholders are allowed to make an application to the Company or its RTA by August 31, 2021 with a request for claiming unclaimed dividend for the year 2013-14. In case no valid claim in respect of Equity shares is received before the said extended date, the Company shall with a view to complying with the requirements set out in the Rules, transfer the shares to IEPF by the due date as per the procedure stipulated in the Rules. Please note that no claim shall be against the Company in respect of unclaimed dividend amount and equity shares transferred to IEPF.

In case the shareholders have any queries on the subject matter, they may contact the Company's RTA at KFin Technologies Pvt Ltd, Selenium, Tower B, Plot No. 31 & 32, Financial District, Gachibowli, Hyderabad - 500 032. Tel: 040 - 67162222, Email: einward.ris@kintech.com, Website: www.kfintech.com

For Wonderla Holidays Limited
Sd/-
Srinivasulu Raju Y
Company Secretary

Date: 17.07.2021
Place: Bengaluru

GREENLAM INDUSTRIES LIMITED
Registered Office: Makum Road, Tinsukia, Assam-786125, India
Corporate Office: 2nd Floor, West Wing, Worldmark 1, Aerocity, IGI Airport Hospitality District, New Delhi-110037, India
Phone No.: +91-11-4278-1399, Fax No.: +91-11-4278-1330, CIN: L21016AS0013PLC011624
Email: investor.relations@greenlam.com; Website: www.greenlamindustries.com

NOTICE TO SHAREHOLDERS
INFORMATION REGARDING 8th AGM OF GREENLAM INDUSTRIES LIMITED TO BE HELD THROUGH VC (VIDEO CONFERRING)/OAVM (OTHER AUDIO VISUAL MEANS)

Dear Member(s),

- Notice is hereby given that the 8th Annual General Meeting (AGM) of the Company is scheduled to be held on Thursday, August 12, 2021, at 11:30 A.M. IST through Video Conferencing (VC)/Other Audio Visual Means (OAVM) in compliance with all the applicable provisions of the Companies Act, 2013 ("Act, 2013") and Rules made thereunder and the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with Ministry of Corporate Affairs (MCA) General Circular No. 02/2021 dated January 13, 2021 read with General Circular No. 20/2020, 14/2020 and 17/2020 dated May 05, 2020, April 08, 2020 and April 13, 2020 respectively and SEBI Circular No. SEBI/HO/CFD/CMD2/CIR/P/2021/11 dated January 15, 2021 read with Circular No. SEBI/HO/CFD/CMD1/CIR/P/2020/79 dated May 12, 2020 and other applicable circulars, to transact the ordinary and special businesses as set out in the Notice of the 8th AGM.
- In compliance with the above circulars, electronic copies of the Notice of the 8th AGM and the Annual Report for the Financial Year 2020-21 will be sent to all the shareholders, whose email addresses are registered with the Company/ Company's Registrar and Share Transfer Agents/Depository Participants. The Notice of the 8th AGM and the Annual Report will also be available on the Company's website at www.greenlamindustries.com and on the websites of the stock exchanges i.e. BSE Limited and National Stock Exchange of India Limited at www.bseindia.com and www.nseindia.com respectively.
- Shareholders holding shares in dematerialized mode, are requested to register/update their email addresses and mobile numbers with their relevant depositories through their depository participants. Shareholders holding shares in physical mode, who have not registered/updated their email addresses and mobile numbers with the Company are requested to furnish their email addresses and mobile numbers to the Company's Registrars and Share Transfer Agent, Link Intime India Private Limited, Noble Heights, 1st Floor, Plot No. NH 2, LSC, C-1 Block, Near Savitri Market, Janakpuri, New Delhi-110058; Telephone: +91-11-41410592; Fax: +91-11-41410591; Email: delh@linkintime.co.in; Website: www.linkintime.co.in.
- Shareholders will have an opportunity to cast their vote remotely and also during the meeting through electronic voting system on the business as set out in the Notice of the 8th AGM. The manner of casting vote through remote e-voting or e-voting during the meeting by the shareholders holding shares in dematerialized mode, physical mode and for shareholders who have not registered their email addresses will be provided in the Notice of the 8th AGM.
- For the purpose of receiving dividend directly to the bank accounts, the Members are requested to furnish/update their bank account name & branch, bank account number and account type along with other core banking details such as MICR (Magnetic Ink Character Recognition), IFSC (Indian Financial System Code) etc. at the earliest with their Depository Participants (DPs) in case shares are held in electronic form or with the Registrar & Share Transfer Agent of the Company (R&T Agent) in case of the shares are held in physical form. In case of non-availability or non-updating of bank account details of the shareholders, the Company shall ensure payment of dividend to such member vide dispatch of dividend warrant/ cheque, as the case may be.

For GREENLAM INDUSTRIES LIMITED
Sd/-
PRAKASH KUMAR BISWAL
COMPANY SECRETARY & VICE PRESIDENT - LEGAL

Date : July 18, 2021
Place: New Delhi

SHRIRAM CITY UNION FINANCE LIMITED
CIN: L65191TN1988PLC012640
Regd. Office : T-23 Angapeta Nacker Street, Chennai - 600 001.
Telephone No. : +91 44 2534 1431
Secretarial Office: 144, Santhome High Road, Mylapore, Chennai - 600 004.
Telephone No. : +91 44 4392 5300 Fax No. : +91 44 4392 5430
Website : www.shriramcity.in; e-mail: sct@shriramcity.in

NOTICE
Pursuant to Regulation 29, 29(1)(e) and other applicable regulations of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 as amended from time to time notice is hereby given that the meeting of the Board of Directors of the Company (Serial No. - 33/2021) is scheduled to be held on Thursday July 29, 2021 to inter alia consider and approve unaudited consolidated financial results for the first quarter and three months ended June 30, 2021 of the Company among other items mentioned in the agenda.

Further details on the matters above said may be accessed at the link of the Company's website www.shriramcity.in and Stock Exchanges' website www.nseindia.com and www.bseindia.com

For Shriram City Union Finance Limited
Sd/-
C R Dash
Company Secretary

Place : Chennai
Date : July 17, 2021

THE ANDHRA SUGARS LIMITED
Regd. Office :Venkatarayapuram, TANUKU - 534 215
West Godavari District, Andhra Pradesh, India.
Phone : +91-8819-224911 to 917.
E-mail : info.tnk@theandhrasugars.com, investors@theandhrasugars.com
Website: www.theandhrasugars.com
CIN: L15420AP1947PLC000326

NOTICE
Notice is hereby given that in compliance with the Provisions of Investor Education and Protection Fund Authority (Accounting Audit, Transfer and Refund) Rules ("Rules"), 2016 and Section 124(6) of the Companies Act, 2013, which came into effect from 7th September, 2016, the Company is mandated to transfer all such Shares in the name of Investor Education and Protection Fund (IEPF) Suspende Account in respect of which dividends has not been paid or claimed for seven consecutive years (2013-14 to 2019-20)

Notice is further given that in accordance with the provisions of the Rules, individual notices have already been sent to respective Shareholders at their latest available addresses in the Company inter alia providing the details of Shares being transferred to IEPF Suspende Account. The list of such Shares and Shareholders has been placed in our company's website www.theandhrasugars.com

The concerned Shareholders are requested to claim the unpaid/unclaimed dividend amounts with full Bank account particulars as intimated individually failing which their Shares shall be transferred to IEPF Suspende Account.

In case the concerned Shareholders wish to claim the Shares after transfer to IEPF Suspende Account, a separate Application can be made to the IEPF Authority, in form IEPF-5, as prescribed under the Rules and the same is available at IEPF website i.e., www.iepf.gov.in.

For further information/request to claim the Unpaid/Unclaimed Dividend(s), the concerned Shareholders may contact the Company at Regd. Office: Venkatarayapuram, TANUKU - 534215, Andhra Pradesh.

For THE ANDHRA SUGARS LIMITED
P. Narendranath Chowdary
Chairman & Managing Director

VENKATARAYAPURAM
17.07.2021

Strides
STRIDES PHARMA SCIENCE LIMITED
CIN: L24230MH1990PLC057062
Regd. Office: 201, 'Devavrata', Sector - 17, Vashi, Navi Mumbai - 400 703
Tel No.: +91 22 2789 2924, Fax No.: +91 22 2789 2942
Corp. Office: 'Strides House', Bilekahalli, Bannerghatta Road, Bengaluru - 560 076
Tel No.: +91 80 6784 0000/ 6784 0290, Fax No.: +91 80 6784 0700
Website: www.strides.com; Email: investors@strides.com

NOTICE
Transfer of Equity Shares of the Company to Investors Education and Protection Fund (IEPF)
Notice is hereby given that pursuant to Section 124(6) of the Companies Act, 2013 read with Investors Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016 ("the Rules"), Special Dividend of Rs. 105/- per share declared by the Company for FY 2014-2015, which has remained unclaimed for seven consecutive years is due for transfer to IEPF on November 12, 2021.

The corresponding shares on which dividend are unclaimed for seven consecutive years shall also be transferred as per the procedure laid down in the Rules.

The shareholders may please note that the list of shares which are liable to be transferred to IEPF has been updated on the website of the Company at http://www.strides.com/investor-iepf.html

In case the shareholder fails to claim the above dividend by November 12, 2021, all the shares (whether held in physical or electronic form) shall be transferred by the Company to the designated demat account of IEPF Authority.

The concerned shareholders may note that upon such transfer, they can claim the said shares along with dividend(s) from IEPF, for which details are available at www.iepf.gov.in and also on the website of the Company at http://www.strides.com/investor-iepf.html.

For further information, concerned shareholders may contact the Company or the Registrars and Share Transfer Agents, M/S. KFin Technologies Private Limited at the following address:

| | |
|---|--|
| Strides Pharma Science Limited Strides House, Bilekahalli, Bannerghatta Road, Bengaluru - 560 076 Tel No. 080 6784 0000/ 0290 Email: investors@strides.com | KFin Technologies Private Limited (formerly Kavya Fintech Private Limited) Unit: Strides Pharma Science Limited Selenium Tower B, Plot No. 31-32, Gachibowli Financial District, Nanakranga, Hyderabad-500 032. Toll Free No.: 1-800-309-4001 Email: einward.ris@kintech.com |
|---|--|

For Strides Pharma Science Limited
Sd/-
Manjula Ramamurthy
Company Secretary

Place: Mumbai
Date : July 19, 2021

